

2016

( November )

MATHEMATICS

( General )

Course : 301

[ Group—A : Coordinate Geometry and

Group—B : Analysis—I (Real Analysis)]

Full Marks : 80

Pass Marks : 32 (Backlog) / 24 (2014 onwards)

Time : 3 hours

The figures in the margin indicate full marks  
for the questions

GROUP—A

( Coordinate Geometry )

SECTION—I

( 2-Dimension )

1. (a) যেতিয়া স্থানাংক অক্ষকেইডাল  $\frac{\pi}{3}$  কোণ ঘূরাই দিয়া হয়,  
তেতিয়া  $y = \sqrt{3}x$  বেধাডালৰ সমীকৰণ নির্ণয় কৰা। 2

Find the equation of the line  $y = \sqrt{3}x$   
when the axes are rotated through an  
angle  $\frac{\pi}{3}$ .

( 2 )

- (b)  $14x^2 - 4xy + 11y^2 = 25$  সমীকরণটো  $xy$  পদ  
বহিত সমীকরণলৈ পরিৰৰ্তন কৰা।

3

Transform the equation

$$14x^2 - 4xy + 11y^2 = 25$$

into an equation which is free from  
 $xy$  term.

অথবা / Or

দেখুওৱা যে সমকেন্দ্ৰীয় কৃপালুৰ অধীনত দুটা বিন্দুৰ  
মাজৰ দূৰত্ব এক নিশ্চৰ।

Show that the distance between two  
points is an invariant under an  
orthogonal transformation.

2. (a)  $x^2 + xy - 6y^2 = 0$  ৰেখা দুড়ালৰ মাজৰ কোণ নিৰ্ণয়  
কৰা।

1

Find the angle between the lines  
 $x^2 + xy - 6y^2 = 0$ .

- (b)  $k$ ৰ মান নিৰ্ণয় কৰা যাতে

$$kx^2 - 3xy - 2y^2 + x + 13y - 15 = 0$$

সমীকৰণে এযোৰ সৰলৰেখা নিৰ্দেশ কৰে।

2

Find the value of  $k$  so that the equation

$$kx^2 - 3xy - 2y^2 + x + 13y - 15 = 0$$

represents a pair of straight lines.

(Continued)

( 3 )

- (c) দেখুওৱা যে  $x^2 + 6xy + 9y^2 - 5x - 15y + 6 = 0$   
সমীকৰণে এযোৰ সমান্তৰাল সৰলৰেখা নিৰ্দেশ কৰে।

4

Show that the equation

$$x^2 + 6xy + 9y^2 - 5x - 15y + 6 = 0$$

represents a pair of parallel lines.

- (d) দেখুওৱা যে  $ax^2 + 2hxy + by^2 = 0$  আৰু  
 $lx + my + n = 0$  ৰেখাই আগুৱা ত্ৰিভুজৰ কালি হ'ব  
 $\frac{n^2 \sqrt{h^2 - ab}}{am^2 - 2hlm + bl^2}$ .

5

Show that the area of the triangle formed  
by the lines  $ax^2 + 2hxy + by^2 = 0$  and  
 $lx + my + n = 0$  is  $\frac{n^2 \sqrt{h^2 - ab}}{am^2 - 2hlm + bl^2}$ .

অথবা / Or

(0, 0) বিন্দুৰ মাজেৰে যোৱা আৰু

$$2x^2 - xy - 6y^2 + 7x + 21y - 15 = 0$$

সৰলৰেখাদ্বয়ৰ সমান্তৰাল ৰেখাদ্বয় নিৰ্ণয় কৰা।

Find the equations of the straight lines  
parallel to the straight lines

$$2x^2 - xy - 6y^2 + 7x + 21y - 15 = 0$$

and passing through (0, 0).

( 4 )

3. (a) দেখুওৱা যে  $3x^2 + 2xy + 3y^2 - 16x + 20 = 0$   
সমীকৰণে এটা উপবৃত্ত নির্দেশ কৰে।

2

Show that the equation

$$3x^2 + 2xy + 3y^2 - 16x + 20 = 0$$

represents an ellipse.

- (b)  $11x^2 - 4xy + 14y^2 - 58x - 44y + 71 = 0$  শঙ্কু  
কেন্দ্র নির্ণয় কৰা।

3

Find the centre of the conic

$$11x^2 - 4xy + 14y^2 - 58x - 44y + 71 = 0$$

- (c)  $8x^2 - 12xy + 17y^2 + 16x - 12y + 3 = 0$   
সমীকৰণক বিহিত কপলৈ অৱনমিত কৰা আৰু শঙ্কু  
প্ৰকৃতি উল্লেখ কৰা।

5

Reduce the equation

$$8x^2 - 12xy + 17y^2 + 16x - 12y + 3 = 0$$

to the canonical form and state the type  
of the conic.

অথবা / Or

- (1, -1) বিন্দুত  $y^2 - xy - 2x^2 - 5y + x - 6 = 0$   
শঙ্কুলৈ টনা স্পৰ্শক আৰু অভিলম্বৰ সমীকৰণ নিৰ্ণয় কৰা।

Find the equation of the tangent and  
normal at (1, -1) to the conic  
 $y^2 - xy - 2x^2 - 5y + x - 6 = 0$ .

( 5 )

SECTION-II  
( 3-Dimension )

4. (a)  $x - 2y + 3z - 18 = 0$  সমতলে অক্ষকেইডালত করা  
ছেদাংশ নির্ণয় করা।

1

Find the intercepts made by the plane  
 $x - 2y + 3z - 18 = 0$  on the axes.

- (b)  $2x - y + 3z + 7 = 0$  আৰু  $x - 2y - 3z + 8 = 0$   
সমতলৰ মাজৰ কোণ নির্ণয় কৰা।

2

Find the angle between the planes  
 $2x - y + 3z + 7 = 0$  and  $x - 2y - 3z + 8 = 0$ .

- (c)  $x$ -অক্ষৰ সমান্তৰাল আৰু  $(3, 1, 1)$ ,  $(1, -2, 3)$  বিন্দুৰ  
মাজেৰে যোৱা সমতলৰ সমীকৰণ নির্ণয় কৰা।

3

Find the equation of the plane parallel to  
 $x$ -axis passing through the points  $(3, 1, 1)$   
and  $(1, -2, 3)$ .

- (d)  $2x + 3y - 3z + 2 = 0 = 3x - 4y + 2z - 4$  ৰেখাৰ  
সমান্তৰাল আৰু  $(-1, -2, -3)$  বিন্দুৰ মাজেৰে পাৰ হোৱা  
ৰেখাৰ সমীকৰণ নির্ণয় কৰা।

4

Find the equation to the line passing  
through  $(-1, -2, -3)$  and parallel to the  
line  $2x + 3y - 3z + 2 = 0 = 3x - 4y + 2z - 4$ .

( 6 )

অথবা / Or

$$k\text{-এ মান নির্ণয় কৰা যাতে } \frac{x-1}{2} = \frac{y-4}{1} = \frac{z-5}{2}$$

আৰু  $\frac{x-2}{-1} = \frac{y-8}{k} = \frac{z-11}{4}$  বেখা দুড়লে কটাকটি  
কৰে।

Determine the value of  $k$  so that the lines

$$\frac{x-1}{2} = \frac{y-4}{1} = \frac{z-5}{2} \text{ and}$$

$$\frac{x-2}{-1} = \frac{y-8}{k} = \frac{z-11}{4}$$

may intersect.

5. (a) যদি মহাকাশত দুড়লৰেখাই কটাকটি কৰে, তেন্তে সিংহত মাজৰ নিম্নতম দূৰত্ব লিখা।

1

If two lines intersect in space, then write  
the shortest distance between them.

- (b) বিষম বেখাৰ সংজ্ঞা লিখা।

2

Define skew line.

$$(c) \frac{x-3}{2} = \frac{y+15}{-7} = \frac{z-9}{5} \text{ আৰু } \frac{x+1}{2} = \frac{y-1}{1} = \frac{z-9}{-3}$$

বেখা দুড়লৰ মাজৰ ক্ষুদ্রতম দূৰত্ব নির্ণয় কৰা।

5

Find the shortest distance between the  
lines

$$\frac{x-3}{2} = \frac{y+15}{-7} = \frac{z-9}{5} \text{ and}$$

$$\frac{x+1}{2} = \frac{y-1}{1} = \frac{z-9}{-3}$$

( 7 )

অথবা / Or

$z$ -অক্ষ      আর       $ax + by + cz + d = 0,$   
 $a'x + b'y + c'z + d' = 0$  বেধার মাজৰ ক্ষুদ্রতম দূৰত্ব  
নিৰ্ণয় কৰা।

Find the shortest distance between the axis of  $z$  and the line  $ax + by + cz + d = 0,$   
 $a'x + b'y + c'z + d' = 0.$

### GROUP—B

#### ( Analysis—I )

6. (a) যদি  $y = \sin 3x$  হয়, তেন্তে  $y_n$  নিৰ্ণয় কৰা।

1

If  $y = \sin 3x$ , then find  $y_n$ .

(b) যদি  $y = x^2 e^{ax}$  হয়, তেন্তে  $y_n$  নিৰ্ণয় কৰা।

2

If  $y = x^2 e^{ax}$ , then find  $y_n$ .

(c)  $(x, y)$  যি কোনো বিন্দুত  $e^{y/a} = \sec\left(\frac{x}{a}\right)$  ব বক্তা  
ব্যাসাৰ্ধ নিৰ্ণয় কৰা।

3

Find the radius of curvature of  
 $e^{y/a} = \sec\left(\frac{x}{a}\right)$  at any point  $(x, y).$

( 8 )

অথবা / Or

যদি  $y = e^{3x} \cos 4x$  হয়, তেন্তে  $y_n$ -এর মান নির্ণয় করা।

If  $y = e^{3x} \cos 4x$ , then find the value of  $y_n$ .

(d) তলৰ যি কোনো এটাৰ মান নির্ণয় কৰা :

4

Evaluate any one of the following :

$$(i) \lim_{x \rightarrow 0} \frac{\tan x - x}{x - \sin x}$$

$$(ii) \lim_{x \rightarrow \frac{\pi}{2}} (\sec x - \tan x)$$

7. (a) ধৰা  $f(x) = \tan x$ .  $[0, 1]$  অন্তৰালত  $f(x)$ -ত ব'লছ উপপাদ্য প্ৰয়োগ কৰিব পাৰিনে? উত্তৰ প্ৰত্যাপন কৰা।

1

Let  $f(x) = \tan x$ . Is Rolle's theorem applicable to  $f(x)$  in  $[0, 1]$ ? Justify your answer.

(b) মধ্যমান উপপাদ্য  $f(b) - f(a) = (b - a)f'(c)$ , প্ৰয়োগ কৰি  $c$ -ৰ মান নির্ণয় কৰা, য'ত  $f(x) = \sqrt{x}$ ,  $a = 4$ ,  $b = 9$ .

2

Find the value of  $c$  in the mean value theorem  $f(b) - f(a) = (b - a)f'(c)$ , if  $f(x) = \sqrt{x}$ ,  $a = 4$ ,  $b = 9$ .

- (c) লাগ্রাঞ্জ কলের অবশেষ থকাকৈ  $\sin x$  ক  $x$  র সূচক হিচাবে  
প্রেরণীত বিভাব কৰা ।

2

Expand  $\sin x$  in a finite series in powers  
of  $x$  with the remainder in Lagrange  
form.

- (d) প্রমাণ কৰা যে, যদি কোনো ফলন বন্ধ অন্তর্বত অনবিচ্ছিন্ন  
হয়, তেন্তে ই তাত পরিবন্ধ হ'ব ।

5

Prove that if a function is continuous in  
a closed interval, then it is bounded  
therein.

অথবা / Or

লাগ্রাঞ্জ মধ্যমান উপপাদ্য উল্লেখ কৰি প্রমাণ কৰা ।

State and prove Lagrange's mean value  
theorem.

8. (a) যদি  $u = f\left(\frac{y}{x}\right)$  হয়, তেন্তে  $\frac{\partial u}{\partial x}$  নির্ণয় কৰা ।

1

If  $u = f\left(\frac{y}{x}\right)$ , then find  $\frac{\partial u}{\partial x}$ .

- (b) নির্ণয় কৰা :

1

Find :

$$\frac{\partial}{\partial x} (e^{x^2 + xy})$$

( 10 )

(c)  $u = \sin \frac{x^2 + y^2}{xy}$  ফলনত অইলাবব উপপাদ্য প্রত্যাপন  
করা।

3

Verify Euler's theorem for the function  
 $u = \sin \frac{x^2 + y^2}{xy}$ .

অথবা / Or

যদি  $(\cos x)^y = (\sin y)^x$  হয়, তেন্তে  $\frac{dy}{dx}$  নির্ণয় করা।

If  $(\cos x)^y = (\sin y)^x$ , then find  $\frac{dy}{dx}$ .

9. (a) যদি  $f(2a - x) = -f(x)$  হয়, তেন্তে  $\int_0^{2a} f(x) dx$ -এ  
মান লিখা।

1

If  $f(2a - x) = -f(x)$ , then write the value  
of  $\int_0^{2a} f(x) dx$ .

(b) দেখুওৱা যে

Show that

$$\int_0^a f(x) dx = \int_0^a f(a - x) dx$$

2

(c)  $\int_0^{\frac{\pi}{2}} \sin^6 x dx$ -এ মান নির্ণয় করা।

3

Find the value of  $\int_0^{\frac{\pi}{2}} \sin^6 x dx$ .

(d) নির্ণয় করা :

Evaluate :

$$\int_0^{\pi} x \sin x \cos^2 x \, dx$$

অথবা / Or

বক্ষুকা  $y = \frac{a}{2}(e^{x/a} + e^{-x/a})$  শীর্ষ বিন্দুর পরা

$(x_1, y_1)$  বিন্দুলৈ বক্রের দৈর্ঘ্য নির্ণয় করা।

Find the length of the arc of the catenary

$y = \frac{a}{2}(e^{x/a} + e^{-x/a})$  from the vertex to

the point  $(x_1, y_1)$ .

★ ★ ★